

# মুক্ত শিক্ষিক সমল

## বিষয় : বিজ্ঞান

শ্রেণী : ষষ্ঠি

অধ্যায় : ১০

ঘাটি শিকন ফলাফল : জোখ-মাখৰ একক আৰু এককৰ পৰিৱৰ্তন।

### ঘাটি শিকন ফলাফলৰ উপক্ষেত্রসমূহ :

- (১) জোখ-মাখৰ আন্তর্জাতিক একক পদ্ধতি।
- (২) দৈৰ্ঘ্যৰ শুন্দি জোখ-মাখ।
- (৩) ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন।
- (৪) বক্র বেখাৰ জোখ-মাখ।

উক্ত শিকন ফলাফল জড়িত পাঠ্যপুঁথিৰ পাঠ : ষষ্ঠি শ্রেণীৰ পাঠ নং-১০

(১) পাতনি : বাস্তুীয় পাঠ্যক্ৰমৰ আধাৰ (NCF-2005) অনুসৰি উচ্চ প্ৰাথমিক পৰ্যায়ত ষষ্ঠি শ্রেণীৰ পৰা বিজ্ঞান বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে যাতে বিজ্ঞান বিষয়টোৰ বিভিন্ন পাঠ্যত থকা জ্ঞান আহৰণ কৰি, সেইবোৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰি জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে, সেই দিশটোৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। বিজ্ঞান শিক্ষণৰ বিভিন্ন প্ৰক্ৰিয়াসমূহ, যেনে— পৰ্যবেক্ষণ, অনুমান, তথ্যসংগ্ৰহ, জোখ-মাখ, বিশ্লেষণ আৰু সিদ্ধান্ত গ্ৰহণ আদি বিভিন্ন পাঠ্যত থকা ক্ৰিয়া-কলাপৰ মাধ্যমেৰে প্ৰতিফলিত কৰা হৈছে। ষষ্ঠি শ্রেণীৰ বিজ্ঞানৰ ১০নং পাঠ “গতি আৰু দূৰত্বৰ জোখ-মাখ” পাঠটিৰ ধাৰণাসমূহ সম্পূৰ্ণ কাৰ্যভিত্তিক আৰু বাস্তৱ জীৱনৰ লগত জড়িত। উক্ত পাঠৰ বাস্তৱ-জ্ঞান ছাত্ৰ-ছাত্ৰীসকলক আয়ত্ত কৰোৱাৰ বাবে ‘5E’ আহৰিৰ আদান-প্ৰদানেৰে পাঠটি শিকালে অধিক ফলপ্ৰসূ হ'ব বুলি ধাৰণা কৰা হৈছে।

‘5E’ আহৰিৰ ধাৰণাসমূহ তলত দিয়া ধৰণৰ—

- ১। Engaging (জড়িতকৰণ) : বিভিন্ন ক্ৰিয়া-কলাপৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলক শিকন কাৰ্যত জড়িত কৰা।
- ২। Exploring (উদ্ঘাটন) : নিজস্ব চিন্তা-শক্তিৰে ছাত্ৰ-ছাত্ৰীসকলক সত্য উদ্ঘাটন কৰাৰ সুবিধা প্ৰদান।
- ৩। Explaining (ব্যাখ্যা কৰা) : ছাত্ৰ-ছাত্ৰীয়ে কৰা কাৰ্যখনি নিজস্বভাৱে ব্যাখ্যা কৰাৰ সুবিধা দিয়া।
- ৪। Elaborating (বিস্তৃতকৰণ) : মূল অৰ্হতাৰ লগত জড়িত অতিৰিক্ত কাৰ্যকৰণ।
- ৫। Evaluating (মূল্যায়ন) : ছাত্ৰ-ছাত্ৰীয়ে শিকন লক্ষ্যত কিমানখনি আগবঢ়িলে, সেইখনি মূল্যায়ণ কৰা।

### (২) এই গোটটোৰ পৰা আমি কি কি শিকিব পাৰিম :

(ক) শিকন ফলাফলৰ উপক্ষেত্রসমূহৰ শিকন আয়ত্তকৰণ কিদৰে কৰা হয় জানিব পাৰিম।

(খ) শিকন কাৰ্য পৰিকল্পনা কৰিব পাৰিম।

(গ) দলগত কাৰ্যৰ জৰিয়তে শিক্ষণ-শিকন প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ নিশ্চিত কৰিব পাৰিম।

(ঘ) জ্ঞান গঠন প্ৰক্ৰিয়া কিদৰে পৰিচালিত কৰিব পাৰি সেই বিষয়ে জানিব পাৰিম।

(ঙ) আবিৰত মূল্যায়ণ কেনেদৰে কৰিব পাৰি সেই বিষয়ে জানিব পাৰিম।

(৩) শিকন ঘাটি পূরণৰ বাবে শিক্ষণ-শিকন প্রক্ৰিয়াৰ ৰূপৰেখা :

ছাত্র-ছাত্রীৰ সৈতে কৰিবলগীয়া শিক্ষণ-শিকন প্রক্ৰিয়াৰ আহিমূলক ৰূপৰেখাটো বুজি লওঁক—

| ক্ৰ. নং | ঘাটি শিকন ফলাফলৰ<br>উপক্ষেত্ৰ         | আৱশ্যকীয় শিকন<br>সামগ্ৰী                     | পদ্ধতি / আদান-পদান   |  | প্রাসংগিক প্ৰশ্নসমূহ   | মূল্যায়ন  |
|---------|---------------------------------------|---|--|--|--|--|
|         |                                       |   | শিক্ষকৰ কাৰ্য  | ছাত্র-ছাত্রীৰ কাৰ্য  |  |  |
| ১       | জোখ-মাখৰ<br>আস্তৰ্জাতিক একক<br>পদ্ধতি | —   | আস্তৰ্জাতিক একক<br>পদ্ধতি কি ? এই<br>পদ্ধতিৰ প্ৰয়োজন<br>কি ? S.1 এককৰ<br>অৰ্থ কি ? শিক্ষকৰ<br>দ্বাৰা ব্যাখ্যা। (ব'ৰ্ড<br>ব্যৱহাৰ কৰিব)                | শিক্ষকে ব'ৰ্ডত<br>লিখা কথাবোৰ<br>নিজৰ টোকা বহীত<br>টুকি ল'ব।   | ১। জোখ-মাখৰ<br>আস্তৰ্জাতিক একক<br>বা S.1 এককটো<br>কি ?<br>২। S.1 এককৰ<br>প্ৰয়োজনীয়তা কি ?  | ছাত্র-ছাত্রীৰ<br>পৰা উভৰ<br>বিচাৰিব।<br>প্ৰয়োজন হ'লে<br>পুনৰালোচনা<br>কৰিব।                                     |
| ২       | দৈৰ্ঘ্যৰ জোখ-মাখ<br>ল'ব পৰা           | স্কেল, কাঠ<br>পেঞ্চিল, ৰবৰ,<br>টোকা বহী       | ১। স্কেলৰ জোখ বা<br>এককৰ বিষয়ে<br>বুজাই দিব।<br>২। স্কেল কেনেদৰে<br>ব্যৱহাৰ কৰিব লাগে<br>বিভিন্ন সামগ্ৰীৰ<br>জোখ লৈ দেখুৱাব।                          | ছাত্র-ছাত্রীয়ে<br>নিজে<br>নিজে বা<br>দলগতভাৱে বিভিন্ন<br>সামগ্ৰী, যেনে-<br>কিতাপ, বহী, মেজ,<br>ডেক্স আদিৰ জোখ<br>ল'ব। | ১। তোমাৰ বিজ্ঞানৰ<br>কিতাপখনৰ দীঘ<br>কিমান জুখি<br>উলিওৱা।<br>২। তোমাৰ<br>শ্ৰেণীকোঠাৰ<br>ইন্দ্ৰিয়খনৰ দীঘ<br>আৰু প্ৰস্তুত জুখি<br>উলিওৱা।      | ছাত্র-ছাত্রীয়ে<br>জুখি উলিওৱা<br>জোখ-<br>মাখবোৰ<br>শিক্ষকে<br>মিলাই চাব।<br>প্ৰয়োজন হ'লে<br>পুনৰ জুখিব<br>দিব। |
| ৩       | বক্ৰৰেখাৰ জোখ-<br>মাখ ল'ব পৰা         | সূতা, স্কেল, কাঠ<br>পেঞ্চিল, ৰবৰ,<br>টোকা বহী | ব'ৰ্ডত বক্ৰৰেখা<br>এডাল আঁকি সূতা<br>এডোখৰ সহায়েৰে<br>কি কি পদ্ধতিৰে<br>বক্ৰৰেখাডালৰ<br>সঠিক জোখ লোৱা<br>হয়, ছাত্র-ছাত্রীক<br>ভালদৰে দেখুৱাই<br>দিব। | ছাত্র-ছাত্রীসকলে<br>নিজ নিজ<br>টোকাৰহীত<br>কাৰ্যটো নিজে নিজে<br>কৰিব।  | ১। বক্ৰ বেখা<br>এডাল জুখিবলৈ<br>সূতা কিয় ব্যৱহাৰ<br>কৰিব লাগে ?<br>২। স্কেলৰ সহায়ত<br>বক্ৰৰেখা কিয়<br>জুখিব নোৱাৰি ?                        | ছাত্র-ছাত্রীৰ<br>পৰা সঠিক<br>উভৰ নাপালে<br>শিক্ষকে<br>উভৰটো<br>বুজাই দিব।  |
| ৪       | এককৰ পৰিৱৰ্তন                         | স্কেল   | ১। মিটাৰৰ পৰা<br>ছেণ্টিমিটাৰলৈ আৰু<br>ছেণ্টিমিটাৰৰ পৰা<br>মিলিমিটাৰলৈ।<br>২। মিটাৰৰ পৰা<br>কিলোমিটাৰলৈ নিয়া<br>অংকটো ব'ৰ্ডত<br>বুজাই দিব।             | ছাত্র-ছাত্রীসকলে<br>নিজৰ নিজৰ<br>টোকাৰহীত<br>লিখিব।  | ১। ১ মিটাৰত<br>কিমান ছেণ্টিমিটাৰ ?<br>২। ১ ছেণ্টিমিটাৰত<br>কিমান মিলিমিটাৰ ?<br>৩। ১ মিটাৰত<br>কিমান মিলিমিটাৰ<br>আদি প্ৰশ্নৰ উভৰ<br>কৰিব দিব। | উভৰসমূহ<br>পৰীক্ষা কৰি<br>চাব।   |

## (৪) ছাত্র-ছাত্রীর সৈতে করিবলগীয়া শিক্ষণ-শিকন প্রক্রিয়া :

অভিবোচন : ছাত্র-ছাত্রীর পাঠৰ প্রতি ঝচিবোধ অনাৰ বাবে কিছুমান প্ৰশ্ন সুধি চাৰ পাৰোঁ।

১। তোমালোকে কেতিয়াবা চোলা চিলাবৰ বাবে দজীৰ ওচৰলৈ গ'লে দজীয়ে প্ৰথমতে শৰীৰৰ জোখ-মাখ লয়।

ইয়াৰ কাৰণ কি বাৰু ?

২। দজীয়ে তোমালোকৰ শৰীৰৰ কোন কোন অংশৰ জোখ লয় ক'ব পাৰিবানে ?

৩। তোমালোকৰ ঘৰত দৰ্জা, খিৰিকী, মেজ আদি বনোৱাৰ আগতে কাৰ্তমিস্ত্ৰীয়ে জোখ-মাখ কিয় লয় বাৰু ?

৪। জোখ-মাখ নোলোৱাকৈ পোছাক চিলোৱা, দৰ্জা-খিৰিকী বনোৱা কাৰ্যত কিবা অসুবিধা হ'ব পাৰে নেকি ?

ছাত্র-ছাত্রীৰ উত্তৰৰ ভিত্তিত জোখ-মাখৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি তেওঁলোকক জোখ-মাখৰ প্রতি অভিবোচিত কৰিব পৰা যাব।

### উপক্ষেত্ৰ : জোখ-মাখৰ আন্তৰ্জাতিক একক পদ্ধতি।

উপস্থাপন- ১ :

কাৰ্য নং- ১ :

আহিলা : স্কেল, বহী, ৱেকৰোড়, ৰবৰ, পেঞ্চিল।

পদ্ধতি : 5E নীতিৰ আধাৰত শিক্ষণ-শিকন প্রক্ৰিয়া আগবঢ়াই তলত উল্লেখ কৰা ধৰণে কাৰ্যবোৰ কৰিলে কেনে হয় চাওঁচোন।

(ক) প্ৰতিজন ছাত্র-ছাত্রীকে শ্ৰেণীকোঠাৰ যিকোনো এখন ডেক্স (Desk) কিমান হাত দীঘল তাক জুখিবলৈ দিব পাৰোঁ।

(খ) ইয়াৰ পিছত প্ৰত্যেকজন ছাত্ৰই পোৱা জোখবোৰ নিজৰ নিজৰ টোকাবহীত টুকি লৈ মিলাই চাবলৈ দিব পাৰোঁ।

(গ) ওপৰৰ কাৰ্যটোৰ পৰা পোৱা জোখবোৰ একে নে বেলেগ বেলেগ সেই সম্পর্কে ছাত্র-ছাত্রীক সুধিৰ পাৰোঁ।  
জোখবোৰ কিয় বেলেগ বেলেগ হ'ল সেই সম্পর্কে ছাত্র-ছাত্রীক ব্যাখ্যা কৰিব দিব পাৰোঁ।

কাৰ্য নং ২ :

(ক) শিক্ষকে কেইজনমান ছাত্র-ছাত্রীক সেই একেখন ডেক্স (Desk) এডাল স্কেলেৰে জুখিব দিব পাৰে। স্কেলেৰে লোৱা জোখবোৰ সমানে নে অসমান হ'ব সুধিৰ পাৰে।

(খ) প্ৰথমে হাতেৰে লোৱা জোখ আৰু পিছত স্কেলেৰে জুখি পোৱা জোখৰ পৰিমাণৰ কিবা পাৰ্থক্য পালেনে ?  
যদি পাৰ্থক্য পালে, কিয় পালে তাৰ কাৰণ ব্যাখ্যা কৰিবলৈ দিব পাৰে।

(গ) এতিয়া শিক্ষকে ছাত্র-ছাত্রীৰ দ্বাৰা কৰা কাৰ্যখনি সঠিকভাৱে মূল্যায়ণ কৰিব।

(ঘ) এই কাৰ্যৰ জৰিয়তে জোখ-মাখৰ একক পদ্ধতিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব পাৰিব।

মূল কথা : তোমালোকে বিভিন্ন দৈৰ্ঘ্যৰ হাতেৰে জোখ লওতে বেলেগ বেলেগ দৈৰ্ঘ্য পাইছা। পুৰণি  
কালতো মানুহে বিভিন্ন উপায়োৰে জোখ-মাখ লৈছিল। যেনে— হাতেৰে, ভৰিৰ খোজেৰে, মাৰিৰে, ৰচীৰ  
টুকুৰাবে প্ৰয়োজনীয় বস্তুৰ জোখ-মাখ কৰিছিল। এনেদৰে লোৱা জোখ-মাখবোৰ সঠিক নাছিল। এবিধ  
বস্তুৰেই বেলেগ বেলেগ পৰিমাপ ওলাইছিল। জোখ-মাখ শুন্দ আৰু সৃষ্ট কৰাৰ বাবে বিজ্ঞানীসকলে এটি  
নতুন আৰু পৃথিৰীৰ সকলো ঠাইতে গ্ৰহণযোগ্য পদ্ধতি এটা উলিয়ালে। এই নতুন পদ্ধতিটোক জোখ-  
মাখৰ আন্তৰ্জাতিক একক পদ্ধতি বোলা হয়। ইয়াক S.1 একক পদ্ধতি বুলিও কোৱা হয়।

দৈৰ্ঘ্যৰ জোখ-মাখৰ এই এককটোক প্ৰমাণ একক বোলা হয়। এই প্ৰমাণ এককটোৰ নাম হ'ল “মিটাৰ”।  
যেনে— ২ মিটাৰ, ৫ মিটাৰ, ১০ মিটাৰ ইত্যাদি।

### শিকন সরলীকৰণ :

কাঠমিন্টু আৰু দৰ্জীয়ে জোখ-মাখ ল'বৰ বাবে কি কি সঁজুলি ব্যৱহাৰ কৰে ছাত্ৰ-ছাত্ৰীক সুধি শিকন সরলীকৰণ কৰিব পাৰোঁ।

### উপক্ষেত্র : দৈৰ্ঘ্যৰ শুন্দ জোখ-মাখ লোৱা পদ্ধতি।

#### কাৰ্য নং ৩ : (ক)

আহিলা : স্কেল, কাঠপেঞ্চিল, ৰবৰ, টোকা বহী।

পদ্ধতি : শিক্ষকে প্রতিগৰাকী ছাত্ৰ-ছাত্ৰীকে নিজৰ নিজৰ স্কেলডাল পৰ্যৱেক্ষণ কৰিব দি তলৰ প্ৰশ্নকেইটা সুধি শিকন কাৰ্যত জড়িত কৰিব পাৰে—

- ১। তোমালোকৰ প্রত্যেকৰে স্কেলডালত কি কি সংখ্যা আছে?
- ২। স্কেলডালত থকা দাগবোৰ একেই দৈৰ্ঘ্যৰ নে বেলেগ বেলেগ ?

#### কাৰ্য নং ৩ : (খ)

১। প্রত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ টোকাবহীত এডাল সৰলৰেখা আঁকিব আৰু সৰলৰেখাডাল স্কেলডালৰ কেনটো সংখ্যাত মিলিছে বা অতিক্ৰম কৰিছে ক'ব দিব।

২। স্কেলডালত থকা চুটি দাগ আৰু দীঘল দাগবোৰৰ মাজত কিবা সম্পৰ্ক আছেনে, ছাত্ৰ-ছাত্ৰীক সুধিব।

#### মূল কথা :

আমি শ্ৰেণীকোঠাত ব্যৱহাৰ কৰা স্কেলবোৰ হৈছে ছেংমিঃ জোখৰ স্কেল। স্কেলত থকা ১, ২, ৩, ৪ এই সংখ্যাবোৰে কিমান ছেণ্টিমিটাৰ সেয়া বুজাইছে। যেনে— ১ সংখ্যাটোৱে ১ ছেণ্টিমিটাৰ, ২ সংখ্যাটোৱে ২ ছেণ্টিমিটাৰ বুজাইছে, ইত্যাদি।

১। সৰু সৰু দাগবোৰে প্রত্যেকেই মিলিমিটাৰ জোখ বুজাইছে। আন্তৰ্জাতিক জোখ-মাখৰ একক পদ্ধতি মতে জোখ-মাখৰ একক 'হৈছে মিটাৰ'। মিটাৰক সমানে ১০০ ভাগ কৰিলে ছেণ্টিমিটাৰ পোৱা যায়। অৰ্থাৎ ১০০ ছেণ্টিমিটাৰ = ১ মিটাৰ। সেইদৰে ১ ছেণ্টিমিটাৰক সমানে ১০ ভাগ কৰিলে মিলিমিটাৰ পোৱা যায়। ১ ছেণ্টিমিটাৰ = ১০ মিলিমিটাৰ।

#### কাৰ্য নং ৪ :

প্রত্যেক ছাত্ৰ-ছাত্ৰীকে নিজৰ নিজৰ স্কেল লৈ নিজৰ বহীত ৬ ছেংমিঃ জোখৰ ৰেখা আঁকিব দিব পাৰে।  
প্ৰয়োজনসাপেক্ষে এই কাৰ্যটো দুই-তিনিবাৰকৈ কৰিব দিব পাৰে।

## কার্য নং ৬ :

ছাত্র-ছাত্রীসকলক নিজৰ নিজৰ ঘৰত থকা সৰু দৈর্ঘ্যৰ যিকোনো চাৰি-পাঁচবিধ সামগ্ৰীৰ জোখ ল'ব দিব পাৰে। ইয়াৰ বাবে তলৰ তালিকাখন ব্যৱহাৰ কৰি শিকন কাৰ্যটো মূল্যায়ন কৰিব পাৰোঁ।

| ক্রমিক নং | বস্তুৰ নাম | দীঘ | প্ৰস্তুতি |
|-----------|------------|-----|-----------|
| ১         |            |     |           |
| ২         |            |     |           |
| ৩         |            |     |           |
| ৪         |            |     |           |

## শিকণ সবলীকৰণ :

প্ৰত্যেক ছাত্র-ছাত্রীকে ১০ ছেন্টিমিটাৰ দীঘল আৰু ৫ ছেন্টিমিটাৰ প্ৰস্তুত এটুকুৰাকৈ কাগজ কাটিব দিব পাৰোঁ। নাইবা ২০ মিলিমিটাৰ দীঘল আৰু ১০ মিলিমিটাৰ প্ৰস্তুত এটুকুৰাকৈ কাগজ কাটিব দিব পাৰি। এই টুকুৰাবোৰ প্ৰতি দুজন বা তিনিজন ছাত্র-ছাত্রীৰ মাজত সমান জোখৰ হৈছেনে নাই মিলাই চাৰি দিব পাৰোঁ।

### উপক্ষেত্ৰ ৪ : বক্ৰৰেখাৰ জোখ-মাখ

## কার্য নং ৭ :


আহিলা : সূতা, স্কেল, কাঠপেঞ্চিল, ৰবৰ, বহী।

### পদ্ধতি :

- শিক্ষকে প্ৰত্যেকগৰাকী ছাত্র-ছাত্রীকে নিজৰ নিজৰ টোকাবহীত একোডালকৈ বক্ৰ বেখা আৰ্কিব দিব।
- এই বক্ৰ বেখাডাল প্ৰত্যেকগৰাকী ছাত্র-ছাত্রীকে নিজৰ নিজৰ স্কেলৰ সহায়েৰে জুথিব দিব।
- বক্ৰ বেখাডাল স্কেলেৰে জোখাত কিবা অসুবিধা পাইছে নেকি সেই বিষয়ে সুধিব।
- ইয়াৰ পিছত প্ৰত্যেককে এটুকুৰাকৈ সূতা যোগান ধৰি এই সূতাডালেৰে কিদৰে বক্ৰ বেখাৰ জোখ ল'ব পাৰি পদ্ধতিটো উদ্ঘাটন কৰিবলৈ দিব।
- বক্ৰ বেখাৰ জোখ-মাখ লোৱা পদ্ধতি সম্পর্কে ছাত্র-ছাত্রীক ব্যাখ্যা কৰিব দিব।
- ছাত্র-ছাত্রীৰ কাৰ্যটো পিছত মূল্যায়ন কৰিব।

## ମୂଳକଥା :

ବହୁ ଛାତ୍ର-ଛାତ୍ରୀଯେ ବକ୍ରବେଖାର ଜୋଖ-ମାଖ ଲବ୍ ନାଜାନିବାଓ ପାରେ । ସିହେତୁ ଜୋଖ-ମାଖର କ୍ଷେଳଡ଼ାଲ ପୋନ ବା ସରଲବେଖା ଆକୃତିର ଗତିକେ ବକ୍ରବେଖାର କ୍ଷେତ୍ରର ପୋନ କ୍ଷେଳେରେ ଜୋଖ-ମାଖ ଲୋରାତ ଅସୁବିଧା ପାବ ପାରେ । ସେଯେହେ ବକ୍ରବେଖାର ଜୋଖର କ୍ଷେତ୍ରର ପ୍ରଥମେ ସୂତାର ବ୍ୟରହାର କରା ହୁଏ ।



ବକ୍ରବେଖାର ଜୋଖ-ମାଖ

## ଶିକନ ସାବଲୀକରଣ :

ଚିଲୋରାର ସମୟତ ଦର୍ଜୀଯେ କ୍ଷେଳ ବ୍ୟରହାର ନକରି କିଯ ଫିଟା ବ୍ୟରହାର କରେ ସେଇ ବିଷୟେ ସଂଖ୍ୟା କରିବ ଦିବ ପାରୋ ।

**ଉପକ୍ଷେତ୍ର :** ଏକକର ପରିବର୍ତନ ।

**ଆହିଲା :** କ୍ଷେଳ, ଟୋକାବହୀ, କଳମ ।

## କାର୍ଯ୍ୟ ୮ :

ଶିକ୍ଷକେ ପ୍ରତ୍ୟେକଜନ ଛାତ୍ର-ଛାତ୍ରୀକେ ନିଜର ନିଜର କ୍ଷେଳଡ଼ାଲ ପର୍ଯ୍ୟବେକ୍ଷଣ କରିବିଲୈ ଦି ତଳର ପ୍ରଶାକେଇଟାର ଉତ୍ତର ସୁଧିବ ।

- (କ) ତୋମାର କ୍ଷେଳଡ଼ାଲ କିମାନ ଛେଣ୍ଟିମିଟାର ଦୈର୍ଘ୍ୟର ?
- (ଖ) କ୍ଷେଳଡ଼ାଲର ୦ ଆର୍କ ୧ର ମାଜତ କିମାନଟା ସର୍ବ ଦାଗ ଆଛେ ?
- (ଗ) ୧ ଆର୍କ ୨, ୨ ଆର୍କ ୩, ୪ ଆର୍କ ୫ର ମାଜତ ଥକା ସର୍ବ ଦାଗବୋରର ସଂଖ୍ୟା କିମାନ ?
- (ଘ) କ୍ଷେଳଡ଼ାଲର ଯିକୋନୋ ଦୁଟା ସଂଖ୍ୟାର ମାଜତ ଥକା ଏହି ଦାଗବୋରର ସଂଖ୍ୟା କିମାନ ?

## କାର୍ଯ୍ୟ ୯ :

ଶିକ୍ଷକେ ଛାତ୍ର-ଛାତ୍ରୀସକଳକ ତଳର ପ୍ରଶାକେଇଟାର ଉତ୍ତର ସୁଧି ଶିକନ କାର୍ଯ୍ୟଟୋର ମୂଲ୍ୟାଯନ କରିବ ପାରେ ।

- (କ) ୧ ଛେଣ୍ଟିମିଟାରର କିମାନ ମିଲିମିଟାର ହିଁ ?
- (ଖ) ୨ ଛେଣ୍ଟିମିଟାରର କିମାନ ମିଲିମିଟାର ହିଁ ?

### ମୂଳକଥା :

ଆନ୍ତର୍ଜାତିକ ଜୋଖ-ମାଖର ଏକକ ପଦ୍ଧତି ମତେ ଦୈର୍ଘ୍ୟର ଜୋଖ-ମାଖର ପ୍ରମାଣ ଏକକ ହଁଲ ମିଟାର ।

ଜୋଖ-ମାଖର ସୁବିଧାର ବାବେ ମିଟାରକ ଛେଣ୍ଟିମିଟାରଲୈ ପରିବର୍ତ୍ତନ କରା ହେବେ । ସେଇଦରେ ୧ ଛେଣ୍ଟିମିଟାରକ ସମାନେ ୧୦ ଭାଗ କରି ମିଲିମିଟାରଲୈ ପରିବର୍ତ୍ତନ କରିଛେ । ଅର୍ଥାତ୍ ୧ ଛେଣ୍ଟିମିଟାର=୧୦ ମିଲିମିଟାର । ବେଳେ ଦୂରତ୍ଵର ଜୋଖ-ମାଖର ବାବେ କିଲୋମିଟାର ଏକକ ବ୍ୟାଖ୍ୟାତ କରା ହ୍ୟ ।

$$1 \text{ କିଲୋମିଟାର} = 1000 \text{ ମିଟାର}$$

ଶିକନ ସାରଲୀକରଣ : ଛାତ୍ର-ଛାତ୍ରୀସକଳର ନିଜର ନିଜର କ୍ଷେଳଡାଲ କିମାନ ଛେଣ୍ଟିମିଟାର ଆର୍କ କିମାନ ମିଲିମିଟାର ଜୋଖର ହଁବ ସୁଧିବ ପାରୋ ।

### ମୂଳ୍ୟାଯନ : (ଆର୍ହିମୂଲକ)

#### ଉଦ୍ଦାର ପ୍ରଶ୍ନ :

- ୧ | ଜୋଖ-ମାଖର ଆନ୍ତର୍ଜାତିକ ଏକକ ପଦ୍ଧତିଟୋ କି ?
- ୨ | ୫ ମିଟାରର କିମାନ ଛେଣ୍ଟିମିଟାର ?
- ୩ | ୧୦ ମିଲିମିଟାରର କିମାନ ଛେଣ୍ଟିମିଟାର ?
- ୪ | ୧ କିଲୋମିଟାରର କିମାନ ମିଟାର ?

#### ବୋଧର ପ୍ରଶ୍ନ :

- ୧ | ତଳର ଏକକବୋର ଡାଙ୍କର ଏକକ କୋନଟୋ ?  
(କ) ମିଟାର, (ଖ) ଛେଣ୍ଟିମିଟାର, (ଗ) କିଲୋମିଟାର, (ଘ) ମିଲିମିଟାର
- ୨ | ୫ ମିଟାରର କିମାନ ଛେଣ୍ଟିମିଟାର ?  
(କ) ୫୦ ଛେଣ୍ଟିମିଟାର, (ଖ) ୫୦୦ ଛେଣ୍ଟିମିଟାର  
(ଗ) ୫୦୦୦ ଛେଣ୍ଟିମିଟାର, (ଘ) ୧୦୦୦ ଛେଣ୍ଟିମିଟାର
- ୩ | ୧ ଛେଣ୍ଟିମିଟାର କିମାନ ମିଲିମିଟାର ?  
(କ) ୧୦ ମିଲିମିଟାର, (ଖ) ୧୦୦ ମିଲିମିଟାର  
(ଗ) ୧୦୦୦ ମିଲିମିଟାର, (ଘ) ୨୦ ମିଲିମିଟାର
- ୪ | ତଳର କୋନଟୋ ଦୈର୍ଘ୍ୟର ଜୋଖର S.I. ଏକକ ?  
(କ) ମିଲିମିଟାର, (ଖ) କିଲୋମିଟାର  
(ଗ) ମିଟାର, (ଘ) ଛେଣ୍ଟିମିଟାର

#### ପ୍ରୟୋଗର ପ୍ରଶ୍ନ :

- ୧ | ତଳର ରେଖା ଦୁଡାଲର କୋନଡାଲର ଦୈର୍ଘ୍ୟ ବେଳି ଜୁଖି ଉଲିଓରା ।



ଚିତ୍ର -୧



ଚିତ୍ର -୨

২। তোমালোকৰ শ্রেণীকোঠাৰ যিকোনো এখন খিৰিকীৰ দীঘ আৰু প্ৰস্থ জুখি উলিওৱা।

### কৌশলৰ প্ৰশ্ন :

তোমাৰ হাতত এডাল ১০ ছেণ্টিমিটাৰ জোখৰ স্কেল আছে। ১ মিটাৰ কাপোৰ পাবলৈ তুমি কিমানবাৰ জুখিব লাগিব ?

### চিন্তাৰ প্ৰশ্ন :

বক্র বেখা এডাল জুখিবলৈ সূতা কিয় ব্যৱহাৰ কৰিব লাগে ?

### স্ব-মূল্যায়ন :

স্ব-মূল্যায়নৰ বাবে আপুনি তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ যত্ন কৰি চাওকচোন—

(ক) উক্ত শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ জৰিয়তে উল্লেখ কৰা শিক্ষণ ফলাফলৰ উপক্ষেএসমৃহৰ শিকন ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে আয়ন্ত কৰিব পাৰিবনে ? যুক্তি দিয়ক।

(খ) ছাত্ৰ-ছাত্ৰীৰ জ্ঞান গঠন কৰাৰ বাবে দলগত কাৰ্য পৰিকল্পনা কৰি পাঠদান প্ৰক্ৰিয়া গুণগত কৰিব পাৰিবনে ? যুক্তি দিয়ক।

(গ) ছাত্ৰ-ছাত্ৰীৰ বাবে দলগত কাৰ্য কিয় দৰকাৰ ?

(ঘ) পাঠদান প্ৰক্ৰিয়াৰ বাবে ‘5 E’ আৰ্হি গ্ৰহণযোগ্য হৈছেনে ? যদি হৈছে কাৰণ বৰ্ণনা কৰক।

(ঙ) উক্ত পাঠদান প্ৰক্ৰিয়াত সংলগ্ন কৰা অবিৰত মূল্যায়ন প্ৰক্ৰিয়া সঠিক হৈছেনে ? যদি হোৱা নাই, পৰামৰ্শ দিয়ক।